

Total number of printed pages-36

3 (Sem-2/CBCS) MAT HG 1/2, RC

2022

MATHEMATICS

(Honours Generic/Regular)

For Honours Generic

Answer the Questions from any one Option.

OPTION - A

(Algebra)

Paper : MAT-HG-2016/MAT-RC-2016

Full Marks : 80

Time : Three hours

OPTION - B

(Discrete Mathematics)

Paper : MAT-HG-2026

Full Marks : 80

Time : Three hours

The figures in the margin indicate
full marks for the questions.

Answer either in English or in Assamese.

Contd.

OPTION - A

(Algebra)

Paper : MAT-HG-2016/MAT-RC-2016

1. Answer **any ten** questions : $1 \times 10 = 10$

যিকোনো দুটা প্রশ্নের উত্তর লিখা :

- (a) If sum of two roots of the equation $x^3 - px^2 + qx - r = 0$ is zero, then

যদি সমীকরণ $x^3 - px^2 + qx - r = 0$ র দুটা মূলৰ যোগফল শূন্য হয়, তেন্তে

- (i) $pq - r = 0$
- (ii) $pr - q = 0$
- (iii) $qr - p = 0$
- (iv) $pr + q = 0$

- (b) If α, β, γ are the roots of the equation $2x^3 - 5x^2 - 4x + 20 = 0$, then the value of $(\alpha + \beta + \gamma)(\alpha\beta + \beta\gamma + \gamma\alpha)$ is

α, β, γ সমীকরণ $2x^3 - 5x^2 - 4x + 20 = 0$ র মূল হলৈ, $(\alpha + \beta + \gamma)(\alpha\beta + \beta\gamma + \gamma\alpha)$ র মান হ'ব

- (i) 7
- (ii) -5
- (iii) 6
- (iv) 20

- (c) If the product of two roots of the equation $x^4 + 4x^3 - 2x^2 - 12x + 9 = 0$ is 3, then the product of other two roots is

$x^4 + 4x^3 - 2x^2 - 12x + 9 = 0$ সমীকরণটোৰ
দুটা মূলৰ পূৰণ ফল 3 হ'লে, আনদুটা মূলৰ পূৰণ ফল
হ'ব

- (i) 4
- (ii) -4
- (iii) 3
- (iv) -3

- (d) The square roots of $-2i$ are

$-2i$ ৰ বর্গমূল বেৰ হ'ল

- (i) $\pm(1 - i)$
- (ii) $\pm(1 + i)$
- (iii) $\pm(i - 1)$
- (iv) $\pm(-1 - i)$

- (e) Construct an example of a 3×3 matrix which is both symmetric and skew symmetric.

এটা 3×3 মৌলকক্ষ গঠন কৰা যিটো উভয়ে সমমিত
আৰু বিষম সমমিত।

- (f) If A and B are matrices, then rank of the matrix $\begin{pmatrix} A & 0 \\ 0 & B \end{pmatrix}$ is

যদি A আৰু B দুটা মৌলিক হয়, তেন্তে $\begin{pmatrix} A & 0 \\ 0 & B \end{pmatrix}$

মৌলিকতোৱ কোটি হ'ব

- (i) rank (A) + rank (B)
- (ii) rank (A) - rank (B)
- (iii) rank (A) . rank (B)
- (iv) rank (A)/rank (B)

- (g) A homogeneous system of m linear equations in n unknown possesses the trivial solution if the rank of the coefficient matrix is

m বৈধিক সমীকৰণ আৰু n অজ্ঞাত বাশি থকা এটা সমমাত্র প্রগলিত নিৰ্বৰ্ধক সমাধান থাকে যদি সহগ মৌলিকতোৱ কোটি হয়

- (i) m
- (ii) n
- (iii) $m+n$
- (iv) $m-n$

- (h) A and B are equivalent matrices if and only if

A আৰু B দুটা সমতুল্য মৌলিক যদি আৰু যদিহে

- (i) $PAQ=B$ for non-singular matrices A and B

অক্ষীয়মান মৌলিক A আৰু B ৰ বাবে
 $PAQ=B$

- (ii) $PA=B$, for a non-singular matrix P

অক্ষীয়মান মৌলিক P ৰ বাবে $PA=B$

- (iii) $AQ=B$ for a non-singular matrix Q

অক্ষীয়মান মৌলিক Q ৰ বাবে $AQ=B$

- (iv) $PB=A$ for a non-singular matrix P

অক্ষীয়মান মৌলিক P ৰ বাবে $PB=A$

- (i) What is the identity element of the group $(G, *)$ where $G = \mathbb{R} - \{-1\}$ and $a * b = a + b + ab$, for all $a, b \in G$?

সংঘ $(G, *)$ ৰ একক মৌলিক কি হ'ব য'ত $G = \mathbb{R} - \{-1\}$ আৰু সকলোৰো $a, b \in G$ ৰ বাবে $a * b = a + b + ab$?

- (j) Construct a multiplication table for Z_3 .

Z_3 ৰ বাবে পূৰণৰ টেবুল এখন গঠন কৰা।

- (k) What is the order of the following permutation?

তলৰ বিন্যাসটোৰ মাত্ৰা কিমান ?

$$\begin{pmatrix} 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 \\ 5 & 8 & 7 & 2 & 3 & 6 & 1 & 4 \end{pmatrix}$$

- (l) If (যদি) $\sigma = \begin{pmatrix} 1 & 2 & 3 & 4 \\ 4 & 3 & 1 & 2 \end{pmatrix}$,

find (নির্ণয় কৰা) σ^{-1}

- (m) Let G be a group and $a, b \in G$ be any two elements. Then

ধৰা হ'ল G এটা সংঘ আৰু $a, b \in G$ যিকোনো দুটা মৌল। তেওঁতে

$$(i) \quad O(aba^{-1}) = O(a)$$

$$(ii) \quad O(aba^{-1}) = O(a^{-1})$$

$$(iii) \quad O(aba^{-1}) = O(b)$$

(iv) None of the above

- (n) Write the units of the ring of integers \mathbb{Z} .

অংশ সংখ্যাৰ কলা ২৩৪৫ প্ৰতিলোমীয় বোৰ লিখা।

- (o) What are the eigenvalues of the following matrix?

তলৰ মৌলকক্ষটোৰ আইগেনমান বোৰ কি হ'ব ?

$$\begin{pmatrix} -1 & 0 & 0 & 0 \\ 0 & 2 & 0 & 0 \\ 0 & 0 & -3 & 0 \\ 0 & 0 & 0 & 4 \end{pmatrix}$$

2. Answer **any five** questions :

$2 \times 5 = 10$

যিকোনো পাচটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) Determine x, y, z , if

x, y, z নির্ণয় কৰা, যদি

$$2 \begin{pmatrix} x+2 & y+3 \\ 3 & 0 \end{pmatrix} = \begin{pmatrix} 3 & 6 \\ y & z \end{pmatrix}^T$$

- (b) Is the following system consistent? Determine it.

তলৰ প্ৰণালীটো সুসংহত হয়নে ? নির্ণয় কৰা।

$$x + 2y + z = 2$$

$$2x + 4y = 2$$

$$3x + 6y + z = 4$$

- (c) Show that $0 \in \sigma(A)$ if and only if A is a singular matrix.

দেখুওৱা যে $0 \in \sigma(A)$ যদি আৰু যদিহে A এটা অপ্রতিম মৌলিকক্ষ।

- (d) Find the value of $\sum \alpha^2 \beta$ if α, β, γ are the roots of the cubic equation $x^3 + px^2 + qx + r = 0$

ত্রিঘাত সমীকৰণ $x^3 + px^2 + qx + r = 0$ র মূল
কেইটা α, β, γ হ'লে $\sum \alpha^2 \beta$ র মান নির্ণয় কৰা।

- (e) Evaluate (মান উলিওৱা) :

$$(\sqrt{3} + i)^{11}$$

- (f) Let G be a group. Prove that if $x^2 = e$ for all $x \in G$, then G is an Abelian group.

ধৰা হ'ল G এটা সংঘ। যদি $x^2 = e$ সকলোবোৰ $x \in G$ ৰ বাবে, তেন্তে প্ৰমাণ কৰা যে G এটা এবেলীয় সংঘ।

- (g) Define a cyclic group and give one example.

চক্ৰীয় সংঘৰ সংজ্ঞা লিখা আৰু এটা উদাহৰণ দিয়া।

- (h) Prove that any group of prime order is cyclic.

প্ৰমাণ কৰা যে মৌলিক মাত্ৰাৰ যিকোনো সংঘ চক্ৰীয়।

3. Answer **any four** questions : $5 \times 4 = 20$

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) Solve the equation

$$x^3 - 5x^2 - 16x + 80 = 0 \text{ if the sum of two of its roots is zero.}$$

$x^3 - 5x^2 - 16x + 80 = 0$ সমীকৰণটোৰ দুটা মূলৰ যোগফল শূন্য হ'লে, সমীকৰণটো সমাধান কৰা।

- (b) Solve the following quadratic equation :

তলৰ দিঘাত সমীকৰণটো সমাধান কৰা :

$$iz^2 - 2(1+i)z + 1 = 0 \text{ for } z \in \mathbb{C}$$

- (c) Find the inverse of the following matrix by Gauss-Jordan elimination method :

গাউছ-জৰ্ডান অপনয়ন পদ্ধতিৰ দ্বাৰা তলৰ মৌলিকক্ষটোৰ
বিপৰীত মৌলিকক্ষ নির্ণয় কৰা :

$$A = \begin{pmatrix} 4 & -8 & 5 \\ 4 & -7 & 4 \\ 3 & -4 & 2 \end{pmatrix}$$

- (d) Determine the reduced row echelon form of the matrix

$$A = \begin{pmatrix} 1 & 2 & 3 & 3 \\ 2 & 4 & 6 & 9 \\ 2 & 6 & 7 & 6 \end{pmatrix}$$

and express each nonbasic column in terms of the basic columns. $3+2=5$

$$A = \begin{pmatrix} 1 & 2 & 3 & 3 \\ 2 & 4 & 6 & 9 \\ 2 & 6 & 7 & 6 \end{pmatrix}$$

মৌলিকক্ষটোর লঘুকৃত
শারী এচেলেন ক্রপ নির্ণয় কৰা আৰু প্ৰতিটো অমূল স্তৰক
মূল স্তৰবোৰৰ সহায়ত প্ৰকাশ কৰা।

- (e) Determine the general solution of the following non-homogeneous system of equations :

তলৰ অসমাংগ সমীকৰণ প্ৰণালীটোৰ সাধাৰণ সমাধান
নির্ণয় কৰা :

$$\begin{aligned} x_1 + x_2 + 2x_3 + 2x_4 + x_5 &= 1 \\ 2x_1 + 2x_2 + 4x_3 + 4x_4 + 3x_5 &= 1 \\ 2x_1 + 2x_2 + 4x_3 + 4x_4 + 2x_5 &= 2 \\ 3x_1 + 5x_2 + 8x_3 + 6x_4 + 5x_5 &= 3 \end{aligned}$$

- (f) Find the eigenvalues, spectrum and eigenvectors of $A = \begin{pmatrix} 1 & -1 \\ 1 & 1 \end{pmatrix}$.

$A = \begin{pmatrix} 1 & -1 \\ 1 & 1 \end{pmatrix}$ ৰ আইগেনমান, স্পেকট্ৰাম আৰু
আইগেনভেল্টৰ নিৰ্ণয় কৰা।

- (g) (i) Prove that if G is a group and $a, b \in G$, then the equation $ax = b$ has a unique solution. 3

যদি G এটা সংঘ আৰু $a, b \in G$, তেন্তে প্ৰমাণ
কৰা যে $ax = b$ সমীকৰণটোৰ এটা অধিতীয়
সমাধান পোৱা যায়।

- (ii) In a group G , show that

$$(ab)^{-1} = b^{-1}a^{-1}, \text{ for all } a, b \in G.$$

2

দেখুওৱা যে সংঘ G ত $(ab)^{-1} = b^{-1}a^{-1}$,
সকলোৰো $a, b \in G$ ৰ বাবে।

(h) Define order of an element of a group.

Let a be an element of a group G . If a has finite order and $k \in \mathbb{Z}$, prove that $a^k = e$ if and only if $0(a)|k$.

$$1+4=5$$

এটা সংঘৰ মৌল এটাৰ মাত্ৰাৰ সংজ্ঞা লিখা। ধৰা হ'ল G সংঘটোৰ a যিকোনো এটা মৌল। যদি a ৰ মাত্ৰা সীমিত আৰু $k \in \mathbb{Z}$, তেন্তে প্ৰমাণ কৰা যে $a^k = e$ যদি আৰু যদিহে $0(a)|k$.

4. Answer **any four** questions : $10 \times 4 = 40$

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :

(a) (i) State and prove De Moivre's theorem for integral index.

$$1+5=6$$

ডি মইভাৰৰ উপপাদ্যটো অখণ্ড সূচকৰ বাবে লিখা আৰু প্ৰমাণ কৰা।

(ii) Show that

$$4$$

$$\cos 3\theta = 4\cos^3 \theta - 3\cos \theta$$

$$\sin 3\theta = 3\sin \theta - 4\sin^3 \theta$$

দেখুওৱা যে

$$\cos 3\theta = 4\cos^3 \theta - 3\cos \theta$$

$$\sin 3\theta = 3\sin \theta - 4\sin^3 \theta$$

(b) (i) Solve the equation

$$x^3 - 9x^2 + 23x - 15 = 0$$

whose roots are in arithmetic progression. 5

$x^3 - 9x^2 + 23x - 15 = 0$ সমীকৰণটো
সমাধান কৰা যাৰ মূলসমূহ সমান্তৰ প্ৰগতিত
আছে।

(ii) Find the condition that the equation $x^3 - px^2 + qx - r = 0$ should have its roots in geometric progression. 5

$x^3 - px^2 + qx - r = 0$ সমীকৰণটোৰ মূলসমূহ
গুণোভৰ প্ৰগতিত থকাৰ চৰ্তটো নিৰ্ণয় কৰা।

(c) (i) Find the value of

$$(\beta + \gamma - \alpha)^2 + (\gamma + \alpha - \beta)^2 + (\alpha + \beta - \gamma)^2$$

if α, β, γ are the roots of the equation $x^3 + px^2 + qx + r = 0$. 5

α, β, γ সমীকৰণ $x^3 + px^2 + qx + r = 0$ ৰ
মূল হ'লে,

$(\beta + \gamma - \alpha)^2 + (\gamma + \alpha - \beta)^2 + (\alpha + \beta - \gamma)^2$ ৰ
মান উলিওৱা।

- (ii) Solve the equation 5

$x^3 - 9x^2 + 14x + 24 = 0$, two of whose roots are in the ratio 3 : 2.

$$x^3 - 9x^2 + 14x + 24 = 0 \text{ সমীকরণটো}$$

সমাধান কৰা যাব দুটা মূল 3 : 2 অনুপাতত থাকে।

- (d) (i) Find the value of

$$(\alpha^2 + 2)(\beta^2 + 2)(\gamma^2 + 2)(\delta^2 + 2)$$

where $\alpha, \beta, \gamma, \delta$ are the roots of the equation

$$x^4 - 7x^3 + 8x^2 - 5x + 10 = 0$$

5

$(\alpha^2 + 2)(\beta^2 + 2)(\gamma^2 + 2)(\delta^2 + 2)$ বি মান
নির্ণয় কৰা য'ত $\alpha, \beta, \gamma, \delta$ সমীকরণ

$$x^4 - 7x^3 + 8x^2 - 5x + 10 = 0 \text{ বি মূল।}$$

- (ii) If the equation

$x^4 - 2x^3 + 4x^2 + 6x - 21 = 0$ has
two roots equal in magnitude and
opposite in sign, then find all the
roots of the equation. 5

সমীকরণ $x^4 - 2x^3 + 4x^2 + 6x - 21 = 0$ বি
দুটা মূল সমমানৰ কিন্তু বিপৰীত চিনযুক্ত হ'লে
সমীকরণটোৰ সমূহ মূল নির্ণয় কৰা।

- (e) (i) Explain why the following homogeneous system has infinitely many solutions, and find the general solution: 5

তলৰ সমমাত্র প্ৰণালীটোৰ কিয় অসীম সংখ্যক
সমাধান পোৱা যায় ব্যাখ্যা কৰা, আৰু সাধাৰণ
সমাধান নিৰ্ণয় কৰা :

$$x_1 + 2x_2 + 2x_3 = 0$$

$$2x_1 + 5x_2 + 7x_3 = 0$$

$$3x_1 + 6x_2 + 6x_3 = 0$$

- (ii) If A is a $m \times n$ matrix such that
 $\text{rank } (A) = r$, then prove that

$$A \sim N_r = \begin{pmatrix} I_r & 0 \\ 0 & 0 \end{pmatrix}$$

5

যদি A এটা $m \times n$ মৌলকক্ষ যাৰ কোটি r ,

$$\text{প্ৰমাণ কৰা যে } A \sim N_r = \begin{pmatrix} I_r & 0 \\ 0 & 0 \end{pmatrix}$$

- (f) (i) Determine the rank and identify the basic columns in the matrix

$$A = \begin{pmatrix} 1 & 2 & 1 & 1 \\ 2 & 4 & 2 & 2 \\ 3 & 6 & 3 & 4 \end{pmatrix}$$

5

$$A = \begin{pmatrix} 1 & 2 & 1 & 1 \\ 2 & 4 & 2 & 2 \\ 3 & 6 & 3 & 4 \end{pmatrix}$$

মৌলকক্ষটোর

কোটি নির্ণয় করা আৰু মূল স্তুতিবোৰ চিনান্ত কৰা।

- (ii) Prove that a square matrix can be expressed uniquely as the sum of a symmetric matrix and a skew-symmetric matrix.

5

প্ৰমাণ কৰা যে এটা বৰ্গ মৌলকক্ষক অন্বিতীয়ভাৱে এটা সমমিত আৰু বিষম সমমিত মৌলকক্ষৰ যোগফল হিচাবে প্ৰকাশ কৰিব পাৰি।

- (g) (i) If (λ, x) is an eigenpair for a nonsingular matrix A , show that (λ^{-1}, x) is an eigenpair for A^{-1} .

4

যদি এটা অক্ষীয়মান মৌলকক্ষ A ৰ বাবে (λ, x) এটা আইগেনযোৰা হয়, দেখুওৱা যে A^{-1} ৰ বাবে (λ^{-1}, x) এটা আইগেনযোৰা হ'ব।

- (ii) Let A be a square matrix. For all $\alpha \notin \sigma(A)$, prove that x is an eigenvector of A if and only if x is an eigenvector of $(A - \alpha I)^{-1}$.

6

ধৰা হ'ল A এটা বৰ্গ মৌলকক্ষ। সকলোবোৰ $\alpha \notin \sigma(A)$ ৰ বাবে প্ৰমাণ কৰা যে x , A ৰ এটা আইগেনভেক্টৰ যদি আৰু যদিহে x , $(A - \alpha I)^{-1}$ ৰ এটা আইগেনভেক্টৰ।

- (h) (i) If H is a subgroup of a finite group G , then prove that the order of H is a divisor of the order of G .

6

যদি H , এটা সীমিত সংঘ G ৰ উপসংঘ, তেনেহ'লে প্ৰমাণ কৰা যে H ৰ মাত্ৰা G ৰ মাত্ৰাৰ এটা ভাজক।

- (ii) Let G be a group and $a \in G$. Show that $\langle a \rangle$ is a subgroup of G .

4

ধৰা হ'ল G এটা সংঘ আৰু $a \in G$. দেখুওৱা যে $\langle a \rangle$, G ৰ এটা উপসংঘ।

- (i) (A) Let G be a group, and H and K be subgroups of G . If $h^{-1}kh \in K$ for all $h \in H$ and $k \in K$, prove that HK is a subgroup of G . 5

ধৰা হ'ল G এটা সংঘ, আৰু H আৰু K ইয়াৰ উপসংঘ। যদি সকলোবোৱা $h \in H$ আৰু $k \in K$ বাবে $h^{-1}kh \in K$ তেনহ'লে প্ৰমাণ কৰা যে HK , G -ৰ এটা উপসংঘ।

- (B) Prove that the intersection of any collection of subgroups of a group is a subgroup of the group. 5

প্ৰমাণ কৰা যে এটা সংঘৰ যিকোনো সংখ্যক উপসংঘৰ ছেন সংঘটোৰ এটা উপসংঘ।

- (ii) (i) Let S be a commutative ring and R be a subset of S . Prove that R is a subring of S if and only if 6

ধৰা হ'ল S এটা ক্ৰমবিনিমেয় বলয় আৰু R , S ৰ এটা উপসংহতি। প্ৰমাণ কৰা যে R , S ৰ এটা উপবলয় যদি আৰু যদিহে

- (1) R is closed under addition and multiplication

যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে R আৱদৰ

- (2) if $a \in R$, then $-a \in R$,

যদি $a \in R$ তেনহ'লে $-a \in R$,

- (3) R contains the identity element

R ত S ৰ একক মৌলটো থাকে।

- (ii) Prove that in a commutative ring R , the set R^X of units of R is an Abelian group under the multiplication of R . 4

প্ৰমাণ কৰা যে এটা ক্ৰমবিনিমেয় বলয় R ত প্ৰতিলোমীয় বোৰৰ সংহতি R^X ৱে R ৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে এটা এবেলীয় সংঘ গঠন কৰে।

OPTION - B

(Discrete Mathematics)

Paper : MAT-HG-2026

1. Answer **any ten** questions : $1 \times 10 = 10$

যিকোনো দহটা প্রশ্নের উত্তর দিয়া :

- (a) Let (N, \leq) be a partially ordered set, where $a \leq b \Leftrightarrow a | b$. Give an example of an antichain, which is a subset of N , and is induced by the same relation.

ধৰা হ'ল (N, \leq) এটা আংশিকভাৱে ক্ৰমিত সংহতি, য'ত $a \leq b \Leftrightarrow a | b$. এটা 'এন্টিচেইন'-ৰ উদাহৰণ দিয়া, যিটো N -ৰ এটা উপসংহতি, আৰু একে সম্পর্কৰ দ্বাৰা প্ৰৰোচিত হয়।

- (b) Let $P = Q = \{0, 1\}$ be two posets, with the usual ' \leq ' relation. Let $\phi: P \rightarrow Q$, such that $\phi(0) = 1, \phi(1) = 0$. Is ϕ an order-isomorphism?

ধৰা হ'ল $P = Q = \{0, 1\}$ সাধাৰণ ' \leq ' সম্পর্কৰ সৈতে দুটা আংশিকভাৱে ক্ৰমিত সংহতি, $\phi: P \rightarrow Q$ লোৱা য'ত $\phi(0) = 1, \phi(1) = 0$. ϕ এটা ক্ৰম-একেকী সমকাৰিক নেকি ?

- (c) Let $A = \{4, 5, 6, 7\}$, and let

$$R = \{(4, 4), (5, 5), (6, 6), (7, 7), (4, 5), (4, 6), (4, 7), (5, 6), (5, 7), (6, 7)\}$$

be the relation such that (A, R) is a partially ordered set. Write the dual of (A, R) .

ধৰা হ'ল $A = \{4, 5, 6, 7\}$ আৰু

$$R = \{(4, 4), (5, 5), (6, 6), (7, 7), (4, 5), (4, 6), (4, 7), (5, 6), (5, 7), (6, 7)\}$$

এনে এটা সম্পর্ক যে (A, R) এটা আংশিকভাৱে ক্ৰমিত সংহতি হয়। (A, R) -ৰ বৈত লিখা।

- (d) Let X be a non-empty set, and $(\mathcal{P}(X), \subseteq)$ be a poset. Is it a chain?

ধৰা হ'ল X এটা সংহতি যিটো ৰিক্ত নহয়, আৰু $(\mathcal{P}(X), \subseteq)$ এটা আংশিকভাৱে ক্ৰমিত সংহতি। ই এটা শৃংখল নেকি ?

- (e) Let (P, \leq) be a poset. When can P become a lattice?

ধৰা হ'ল (P, \leq) এটা আংশিকভাৱে ক্ৰমিত সংহতি। P কেতিয়া জালী হ'ব পাৰে ?

- (f) Let $D = \{1, 2, 5, 10\}$. Let ' $|$ ' (divides) be the partial ordering on D . Evaluate $2 \vee 5$.

ধৰা হ'ল $D = \{1, 2, 5, 10\}$ । ধৰা হ'ল ' $|$ ' (হৰণ কৰে) D -ৰ ওপৰত এটা আংশিক ক্রম সম্পর্ক। $2 \vee 5$ মূল্যায়ন কৰা।

- (g) Is \mathbb{R} a complete lattice with the usual partial order relation ' \leq '?

\mathbb{R} সাধাৰণ আংশিক ক্রম সম্পর্কৰ সৈতে এটা পূৰ্ণ জালী নেকি ?

- (h) Let L be a lattice and $a \in L$. Is $\{a\}$ a sublattice?

ধৰা হ'ল L এটা জালী আৰু $a \in L$ । $\{a\}$ এটা উপজালী নেকি ?

- (i) Define lattice homomorphism.

জালী অনুৰূপতাৰ সংজ্ঞা লিখা।

- (j) When is a lattice said to be bounded?

জালী এটাক কেতিয়া পৰিবেদ্ধ বুলি কোৱা হয় ?

- (k) Define complemented lattice.

পূৰকযুক্ত জালীৰ সংজ্ঞা লিখা।

- (l) Define Boolean polynomials.

বুলীয় বহুপদ-ৰ সংজ্ঞা লিখা।

- (m) Is the complement of an element in Boolean algebra unique?

বুলীয় বীজগণিতত এটা মৌলৰ পূৰক অনন্য নেকি ?

- (n) Let M be a non-empty set. What are the '0' and '1' elements of the Boolean algebra $\mathcal{P}(M)$ equipped with the usual operations ' \cap ' and ' \cup '?

ধৰা হ'ল M এটা সংহতি যিটো ৰিক্ত নহয়। ' \cap ' আৰু ' \cup ' সাধাৰণ প্ৰক্ৰিয়াৰে সজিত বুলীয় বীজগণিত $\mathcal{P}(M)$ -ৰ '0' আৰু '1' উপাদান কি কি ?

- (o) Let $(B, \vee, \wedge, ', 0, 1)$ be a Boolean algebra, and $a \in B$. Write the value of $a' \wedge a''$ and $a' \vee a''$.

ধৰা হ'ল $(B, \vee, \wedge, ', 0, 1)$ এটা বুলীয় বীজগণিত, আৰু $a \in B$. $a' \wedge a''$ আৰু $a' \vee a''$ -ৰ মান লিখা।

2. Answer **any five** questions : $2 \times 5 = 10$

যিকোনো পাঁচটা প্রশ্নের উত্তর লিখা :

- (a) Prove that in the chain N , m is covered by n if and only if $n = m + 1$, $\forall n, m \in N$.

প্রমাণ করা যে N শৃঙ্খলত, m, n -বদ্বারা আবৃত যদি আৰু যদি $n = m + 1$, $\forall n, m \in N$ ।

- (b) Let P, Q and R be three posets. Let $\psi_1: P \rightarrow Q$ and $\psi_2: Q \rightarrow R$ be order-preserving maps. Then, prove that $\psi_2 \circ \psi_1$ is order-preserving.

ধৰা হ'ল P, Q আৰু R তিনিটা আংশিকভাৱে ক্রমিত সংহতি। ধৰা হ'ল $\psi_1: P \rightarrow Q$ আৰু $\psi_2: Q \rightarrow R$ ক্রম-সংৰক্ষণকাৰী ফলন। তেনে হলে প্রমাণ কৰা যে $\psi_2 \circ \psi_1$ ক্রম-সংৰক্ষণকাৰী ফলন।

- (c) Give an example of a poset which has exactly one maximal element, but does not have a greatest element.

এটা আংশিকভাৱে ক্রমিত সংহতিৰ উদাহৰণ দিয়া য'ত হুবহ এটা 'সৰ্বোচ্চ' (maximal) উপাদান থাকে, কিন্তু 'গুৰুষ' (greatest) উপাদান নাই।

- (d) Prove that in a distributive lattice, each element has at most one complement.
- প্রমাণ কৰা যে এটা বিতৰণবিধি যুক্ত জালীত প্রতিটো মৌলৰ সৰ্বাধিক এটা পূৰক থাকে।

- (e) Prove that every distributive lattice is modular.

প্রতিটো বিতৰণবিধি যুক্ত জালীক মডিউলাৰ বুলি প্রমাণ কৰা।

- (f) Let $f: B \rightarrow C$, where B and C are Boolean algebras. Assume that f is a lattice homomorphism. Prove that if $f(0) = 0$, $f(1) = 1$, then $f(a') = (f(a))'$, $\forall a \in B$.

ধৰা হ'ল $f: B \rightarrow C$, য'ত B আৰু C বুলীয় বীজগণিত। ধৰি লোৱা যে f এটা জালী অনুৰূপতা। প্রমাণ কৰা যে যদি $f(0) = 0$, $f(1) = 1$, তেনে হলে $f(a') = (f(a))'$, $\forall a \in B$.

- (g) Draw the switching circuit of

$$p = x_1(x_2(x_3 + x_4) + x_3(x_5 + x_6))$$

চুইচিং বৰ্তনী

$$p = x_1(x_2(x_3 + x_4) + x_3(x_5 + x_6))$$

অংকন কৰা।

- (h) Write the symbolic representation of 'Identity-gate' and 'Or-gate'.

'Identity-gate' আৰু 'Or-gate'-ৰ প্রতীকী উপস্থাপন লিখা।

3. Answer **any four** questions : $5 \times 4 = 20$

যিকোনো চারিটা প্রশ্নের উত্তর লিখো :

(a) Let $X = \{1, 2, \dots, n\}$ and define

$\psi : \mathcal{P}(X) \rightarrow 2^n$ by

$\psi(A) = (\varepsilon_1, \varepsilon_2, \varepsilon_3, \dots, \varepsilon_n)$, where,

$$\varepsilon_i = \begin{cases} 1 & , i \in A \\ 0 & , i \notin A \end{cases}$$

where

$$2^n = \{(i_1, i_2, \dots, i_n) : i_j \text{'s are } 0 \text{ or } 1, \forall j = 1, 2, \dots, n\}$$

Prove that ψ is an order-isomorphism.

ধৰা হ'ল $X = \{1, 2, \dots, n\}$ আৰু

$\psi : \mathcal{P}(X) \rightarrow 2^n$ য'ত

$\psi(A) = (\varepsilon_1, \varepsilon_2, \varepsilon_3, \dots, \varepsilon_n)$ আৰু

$$\varepsilon_i = \begin{cases} 1 & , i \in A \\ 0 & , i \notin A \end{cases}$$

$$\text{ইয়াত } 2^n = \{(i_1, i_2, \dots, i_n) : i_j \text{ হৈছে } 0 \text{ বা } 1, \forall j = 1, 2, \dots, n\}$$

প্ৰমাণ কৰা যে ψ এটা ক্ৰম-সংৰক্ষণকাৰী সমকাৰিকতা।

(b) Let S be the set of all positive divisors of 60, ordered by divisibility. Draw Hasse diagram of the poset S . Also, find the greatest element and the least element of the poset.

$$3+2=5$$

ধৰা হ'ল S , 60-ৰ সকলো ধনাত্মক ভাজকৰ সংহতি, বিভাজ্যতাৰে ক্ৰম কৰা। আংশিকভাৱে ক্ৰমিত সংহতি S -ৰ 'Hasse' চিত্ৰটো অংকন কৰা। লগতে গৰিষ্ঠ উপাদান (greatest element) আৰু লবিষ্ঠ উপাদান (least element)টো বিচাৰি উলিওৱা।

(c) Let P and Q be two partially ordered sets. $(P \times Q, \leq)$ becomes a poset with respect to the partial order relation ' \leq ' defined by

$$(x_1, y_1) \leq (x_2, y_2) \Leftrightarrow (x_1 \leq y_1 \text{ and } x_2 \leq y_2), \\ \forall x_1, x_2 \in P, y_1, y_2 \in Q.$$

Prove that $(a_1, b_1) \prec (a_2, b_2)$ in $P \times Q$

if and only if $(a_1 = a_2 \text{ and } b_1 \prec b_2)$ or $(a_1 \prec a_2 \text{ and } b_1 = b_2)$

ধৰা হ'ল P আৰু Q দুটা আংশিকভাৱে ক্ৰমিত সংহতি। $(P \times Q, \leq)$ আংশিক ক্ৰম সম্পর্ক ' \leq '-ৰ সৈতে এটা আংশিকভাৱে ক্ৰমিত সংহতি হৈ পৰে। ' \leq '-ৰ সংজ্ঞাটো হ'ল

$$(x_1, y_1) \leq (x_2, y_2) \Leftrightarrow (x_1 \leq y_1 \& x_2 \leq y_2), \\ \forall x_1, x_2 \in P, y_1, y_2 \in Q.$$

প্ৰমাণ কৰা যে $P \times Q$ -ত

$(a_1, b_1) \prec (a_2, b_2)$ যদি আৰু যদিহে

$(a_1 = a_2 \text{ আৰু } b_1 \prec b_2)$ বা $(a_1 \prec a_2 \text{ আৰু } b_1 = b_2)$

(d) Let P be a lattice. Then for all $a, b, c, d \in P$, prove that $1+2+2=5$

$$(i) \quad a \leq a \vee b,$$

$$(ii) \quad a \leq b \Rightarrow (a \vee c \leq b \vee c \text{ and}$$

$$a \wedge c \leq b \wedge c),$$

$$(iii) \quad (a \leq b \text{ and } c \leq d) \Rightarrow$$

$$(a \vee c \leq b \vee d \text{ and } a \wedge c \leq b \wedge d)$$

ধৰা হ'ল P এটা জালী। তেনেহলে সকলো

$a, b, c, d \in P$ -ৰ বাবে প্রমাণ কৰা যে

$$(i) \quad a \leq a \vee b,$$

$$(ii) \quad a \leq b \Rightarrow (a \vee c \leq b \vee c \text{ আৰু}$$

$$a \wedge c \leq b \wedge c),$$

$$(iii) \quad (a \leq b \text{ আৰু } c \leq d) \Rightarrow$$

$$(a \vee c \leq b \vee d \text{ আৰু } a \wedge c \leq b \wedge d)$$

(e) If L is a lattice, then prove that

$$x \wedge (y \vee z) \geq (x \wedge y) \vee (x \wedge z), \forall x, y, z \in L$$

যদি L এটা জালী হয়, তেনেহলে প্রমাণ কৰা যে

$$x \wedge (y \vee z) \geq (x \wedge y) \vee (x \wedge z), \forall x, y, z \in L$$

(f) Prove that, if a lattice L is distributive, then

$$(x \wedge y = x \wedge z, x \vee y = x \vee z) \Rightarrow (y = z), \forall x, y, z \in L$$

যদি L এটা বিতৰণবিধি যুক্ত জালী, তেনেহলে প্রমাণ কৰা যে

$$(x \wedge y = x \wedge z, x \vee y = x \vee z) \Rightarrow (y = z), \forall x, y, z \in L$$

(g) Let L be a distributive lattice with '0' and '1'. Prove that if the element a has a complement a' , then

$$a \vee (a' \wedge b) = a \vee b$$

ধৰা হ'ল L '0' আৰু '1'-ৰ সৈতে বিতৰণ বিধি যুক্ত এটা জালী। যদি a -ৰ এটা পূৰক a' হয়, তেনেহলে প্রমাণ কৰা যে

$$a \vee (a' \wedge b) = a \vee b$$

(h) Show that

$(\{1, 3, 6, 9, 18\}, \gcd, \text{lcm})$ does not form a Boolean algebra for the set of positive divisors of 18. Is it a lattice? Justify your answer.

2+3=5

দেখুওৱা যে $(\{1, 3, 6, 9, 18\} \text{ গ.স.উ., ল.স.গু.})$ এ 18-ৰ ধনাত্মক ভাজকৰ সংহতিৰ বাবে এটা বুলীয় বীজগণিত গঠন নকৰে। ই এটা জালী নেকি? উত্তৰৰ ন্যায্যতা প্ৰদান কৰা।

4. Answer **any four** questions : $10 \times 4 = 40$

যিকোনো চারটা প্রশ্নের উত্তর লিখা :

- (a) Let (P, \leq) and (Q, \leq) be two partially ordered sets, where P and Q are disjoint sets. Let $x \leq y$ be defined on $P \cup Q$ if and only if either $x, y \in P$ and $x \leq y$ in P or, $x, y \in Q$ and $x \leq y$ in Q . Again, let $x \leq' y$ be defined on $P \cup Q$ if and only if either $x, y \in P$ and $x \leq y$ in P or, $x, y \in Q$ and $x \leq y$ in Q , or $x \in P, y \in Q$. Prove that both $(P \cup Q, \leq)$ and $(P \cup Q, \leq')$ are partially ordered sets.

Let $P = \{x, y\}$, such that $x < y$ and $Q = \{a, b, c\}$ such that $a < b < c$. Draw Hasse diagram of $(P \cup Q, \leq)$ and $(P \cup Q, \leq')$.

$$6+4=10$$

ধৰা হল (P, \leq) আৰু (Q, \leq) দুটা আংশিকভাৱে ক্ৰমিত সংহতি, য'ত P আৰু Q হৈছে অছেদিত সংহতি। $P \cup Q$ -ৰ ওপৰত $x \leq y$ সংজ্ঞায়িত কৰা হওক যদি আৰু যদিহে $x, y \in P$ আৰু P -ত $x \leq y$, বা $x, y \in Q$ আৰু Q -ত $x \leq y$. আকৌ $P \cup Q$ -ৰ

ওপৰত $x \leq' y$ সংজ্ঞায়িত কৰা হব যদি আৰু যদিহে $x, y \in P$ আৰু P -ত $x \leq y$ বা $x, y \in Q$ আৰু Q -ত $x \leq y$ বা $x \in P, y \in Q$. প্ৰমাণ কৰা যে $(P \cup Q, \leq)$ আৰু $(P \cup Q, \leq')$ উভয়ে আংশিকভাৱে ক্ৰমিত সংহতি।

$P = \{x, y\}$ এনেকৈ ধৰা হল যে $x < y$ আৰু $Q = \{a, b, c\}$ এনেকৈ ধৰা হল যে $a < b < c$. $(P \cup Q, \leq)$ আৰু $(P \cup Q, \leq')$ -ৰ Hasse চিত্ৰ অংকন কৰা।

- (b) Let P and Q be finite partially ordered sets and let $\psi : P \rightarrow Q$ be a bijective map. Then, prove that the following are equivalent :

ধৰা হল P আৰু Q সসীম আংশিকভাৱে ক্ৰমিত সংহতি, আৰু ধৰা যে $\psi : P \rightarrow Q$ এটা একেকী আচ্ছদিত চিত্ৰণ। তেনেহলে প্ৰমাণ কৰা যে তলত দিয়াবোৰ সমতুল্য :

- (i) ψ is an order-isomorphism
 ψ এটা ক্ৰম-সংৰক্ষণকাৰী চিত্ৰণ
- (ii) $x < y$ in P if and only if
 $\psi(x) < \psi(y)$ in Q
 P -ত $x < y$ যদি আৰু যদিহে Q -ত
 $\psi(x) < \psi(y)$

(iii) $x < y$ in P if and only if

$$\psi(x) \prec \psi(y) \text{ in } Q$$

P -ত $x < y$ যদি আৰু যদিহে Q -ত

$$\psi(x) \prec \psi(y)$$

Prove that two finite partially ordered sets P and Q are order-isomorphic if and only if they can be drawn with identical Hasse diagrams. $6+4=10$

প্ৰমাণ কৰা যে দুটা সসীম আংশিকভাৱে ক্ৰমিত সংহতি P আৰু Q ক্ৰম-সংৰক্ষণকাৰী একেকী সমকাৰিক যদি আৰু যদিহে ইহাতক অভিন্ন Hasse চিত্ৰে আঁকিব পাৰি।

(c) Let P be a set on which a binary relation ' $<$ ' is defined such that for all $x, y, z \in P$

(i) $x < x$ is false,

(ii) $(x < y \text{ and } y < z) \Rightarrow (x < z)$.

Prove that if ' \leq ' is defined by

$x \leq y \Leftrightarrow (x < y \text{ or } x = y)$, then ' \leq ' is a partial order relation on P . Also, prove that every partial order on P arises from a relation ' $<$ ' satisfying (i) and (ii).

ধৰা হ'ল P এটা সংহতি য'ত ' $<$ ' সম্পর্ক এন্দেৰে সংজ্ঞায়িত কৰা হৈছে যে P -ত সকলো $x, y, z \in P$ -ৰ বাবে

(i) $x < x$ মিছ,

(ii) $(x < y \text{ আৰু } y < z) \Rightarrow (x < z)$

প্ৰমাণ কৰা যে যদি ' \leq ' -ৰ সংজ্ঞা

$x \leq y \Leftrightarrow (x < y \text{ বা } x = y)$ হয়, তেনেহলে ' \leq ' P -ৰ ওপৰত এটা আংশিক ক্ৰম সম্পৰ্ক হ'ব। লগতে, প্ৰমাণ কৰা যে P -ৰ ওপৰত প্ৰতিটো আংশিক ক্ৰম সম্পৰ্ক (i) আৰু (ii) সন্তুষ্ট কৰা ' $<$ ' সম্পৰ্কৰ পৰা উদ্ভূত হয়।

(d) Prove that a lattice ordered set (L, \leq) can be converted to algebraic lattice (L, \wedge, \vee) and conversely.

প্ৰমাণ কৰা যে এটা আংশিকভাৱে ক্ৰমিত জালী (L, \leq) -ক বীজগণিতীয় জালী (L, \wedge, \vee) লৈ আৰু বীজগণিতীয় জালী (L, \wedge, \vee) ক আংশিকভাৱে ক্ৰমিত (L, \leq) জালীলৈ কৃপান্তৰ কৰিব পাৰি।

(e) Show that a sublattice of a distributive lattice is distributive. Prove that for any two elements x, y in a lattice L , the 'interval' $[x, y] = \{a \in L \mid x \leq a \leq y\}$ is a sublattice of L . $5+5=10$

দেখুওৱা যে এটা বিতৰণ বিধিযুক্ত জালীৰ উপজালীও বিতৰণ বিধিযুক্ত। প্ৰমাণ কৰা যে জালী L -ৰ যিকোনো দুটা মৌল x, y -ৰ বাবে 'অন্তবাল'

$[x, y] = \{a \in L \mid x \leq a \leq y\}$ L -ৰ এটা উপজালী।

- (f) Show that the set N , having partially ordered by 'divisibility' is a distributive lattice. Is it complemented? Show that the partially ordered subset

$Q = \{1, 2, 4, 5, 6, 12, 20, 30, 60\}$ of
 (N_0, \leq) , where $N_0 = N \cup \{0\}$ and
 $a \leq b \Leftrightarrow a | b$ is not a lattice.

$$6+2+2=10$$

দেখুওৱা যে 'বিভাজ্য'ৰ দ্বাৰা আংশিকভাৱে ক্ৰমিত হোৱা N সংহতিটো বিতৰণ বিধি মানা এটা জালী। ই পূৰকযুক্ত (complemented) নেকি? দেখুওৱা যে (N_0, \leq) -ৰ আংশিকভাৱে ক্ৰমিত উপসংহতি

$Q = \{1, 2, 4, 5, 6, 12, 20, 30, 60\}$ এটা জালী
নহয় য'ত $N_0 = N \cup \{0\}$ আৰু $a \leq b \Leftrightarrow a | b$.

- (g) There are electrical switches next to the three doors in a large room to operate the central lighting. The three switches operate alternatively, i.e., each switch can switch on or switch off the lights. Determine the switching circuit p , its symbolic representation, and contact diagram. Each switch has two positions — either on or off.

$$4+2+4=10$$

চেন্ট্ৰেল লাইটিং চলাবলৈ এটা ডাঙৰ কোঠাৰ তিনিটা দুৱাৰৰ কাৰতে বৈদ্যুতিক চুইচ আছে। তিনিটা চুইচে বিকল্পভাৱে কাৰ কৰে, অৰ্থাৎ প্ৰতিটো চুইচে লাইট অন বা বন্ধ কৰিব পাৰে। চুইটিং বৰ্তনী p , ইয়াৰ প্ৰতীকী উপস্থাপন নিৰ্ণয় কৰা আৰু 'কানেক্টিং' চিত্ৰ অংকন কৰা। প্ৰতিটো চুইচৰ দুটা অৱস্থান থাকে — হয় অন্ব বা অফ।

- (h) Define Boolean algebra and Boolean homomorphism. Prove that, for all x, y in a Boolean algebra $1+1+8=10$

বুলীয় বীজগণিত আৰু বুলীয় অনুৰূপতাৰ সংজ্ঞা দিয়া।
প্ৰমাণ কৰা যে এটা বুলীয় বীজগণিতত সকলো x, y -ৰ
বাবে

$$(i) (x \wedge y)' = x' \vee y'$$

$$(ii) (x \vee y)' = x' \wedge y'$$

$$(iii) x \leq y \Leftrightarrow x' \geq y'$$

$$(iv) x \leq y \Rightarrow (x \wedge y' = 0)$$

'0' is the 'zero element' of the Boolean algebra.

'0' হ'ল বুলীয় বীজগণিতৰ 'শূন্য উপাদান'।

- (i) Define atom of a Boolean algebra. Prove that every finite Boolean algebra has at least one atom. Prove that if p and q are atoms in a Boolean algebra such that $p \neq q$, then $p \wedge q = 0$.

$$1+5+4=10$$

এটা বুলীয় বীজগণিতৰ ‘এটম’ৰ সংজ্ঞা দিয়া। প্ৰমাণ কৰা যে প্ৰতিটো সসীম বুলীয় বীজগণিতত অন্ততঃ এটা ‘এটম’ থাকে। প্ৰমাণ কৰা যে যদি p আৰু q এটা বুলীয় বীজগণিতৰ ‘এটম’ হয় য’ত $p \neq q$, তেনেহলে $p \wedge q = 0$ ।

- (j) Let B be a finite Boolean algebra. Then prove that there exists a set X such that B is isomorphic to $\mathcal{P}(X)$.

ধৰা হ’ল B এটা সসীম বুলীয় বীজগণিত। তেনেহলে প্ৰমাণ কৰা যে এনে এটা সংহতি X আছে, য’ত B , $\mathcal{P}(X)$ -ৰ একেকী সমকাৰিক।
